

Date: 12.09.2022

To,
Department of Corporate
Services, Bombay Stock Exchange
Limited,
P.J. Towers, Dalal Street,
Mumbai 400 001.

Ref.: Scrip Code: 500192: PRAGBOS

Sub: Submission of Newspaper Advertisement relating to AGM of the Company

Dear Sir,

Pursuant to Regulation 47 of SEBI (Listing Obligations and Disclosure Requirements) Regulations, 2015 please find enclosed herewith public notice by way of advertisement published on 30th August 2022 in Financial Express (in English) and Dainaindin Bharta (in Assamese) newspapers relating to ensuing 30th Annual General Meeting of the Company scheduled to be held on Friday, 23rd September, 2022 at 3.00 pm (1ST) through Video Conferencing /Other Audio-Visual Means.

Please take the same on your records

This is for the information of members.

Thanking You

Yours faithfully,
For PRAG BOSIMI SYNTHETICS LIMITED

Raktim Kumar Das
Whole Time Director
Din no.: 05115126

ADITYA BIRLA CAPITAL
PROTECTING INVESTING FINANCE ADVISING

ADITYA BIRLA FINANCE LTD.
Registered Office : Indian Rayon Compound, Veraval, Gujarat-362266
Branch Office : Aditya Birla Finance Limited,
1st Floor, Vijaya Building, N-17, Barakhamba Road, New Delhi-110001.

"APPENDIX- IV-A" [See proviso to rule 9 (1)]
SALE NOTICE FOR SALE OF IMMOVABLE PROPERTY
E-Auction Sale Notice for Sale of Immovable Assets under the Securitization and Reconstruction of Financial Assets and Enforcement of Security Interest Act, 2002 read with proviso to Rule 9 (1) of the Security Interest (Enforcement) Rules, 2002 (54 of 2002).

Notice is hereby given to the public in general and in particular to the Borrower (s) and Guarantor (s) that the below described immovable properties mortgaged (Six Flats) to the Secured Creditor, the **physical possession** of which has been taken by the Authorized Officer of Aditya Birla Finance Limited, the mortgage properties (Six Flats) will be sold through E-Auction at one Lot on "As is where is", "As is what is", and "Whatever there is" basis on 16.09.2022 for recovery of Rs. 3,92,76,126.97/- (Rupees Three Crores Ninety-Two Lakhs Seventy-Six Thousand One Hundred Twenty-Six and Ninety-Seven Paise Only) as on 07.06.2021 and further interest and other expenses thereon till the date of realization due to the Secured Creditor from Borrowers/co-Borrowers namely, Borrowers/co-Borrowers i.e. **Bulldyers Integrated Solutions Pvt. Ltd., Santosh Kumar Rai, Renu Rai, Shashi Rekha V.** The consolidated reserve price will be Rs. 3,84,00,000/- (Rupees Three Crore Eighty-Four Lakh Only) for all six flats together and the earnest money deposit will be Rs. 38,40,000/- (Rupees Thirty-Eight Lakh Forty Thousand Only) for all Six Flats.

SHORT DESCRIPTION OF THE IMMOVABLE PROPERTY
Mortgaged Property located at All that part and parcel of the property bearing- FLAT NO B-207, B-306, B-307, B-407, B-507, B-607, BUILDING NUMBER- B. MARION RESIDENCY, Survey/Block No. 105, T.P.S. No. 81 (Dumas), F.P. No. 93, B/H Avadh Utopia, PLOT NO 93, DUMAS, SURAT-394550.

For detailed terms and conditions of the sale, please refer to the link provided in Secured Creditor's website i.e. www.adityabirlafinance.com or <https://sarfaesi.auctiontiger.net>

Date: 30.08.2022
Place: Delhi

Authorised Officer
Aditya Birla Finance Limited

RITCO
REGD. IN INDIA

RITCO LOGISTICS LIMITED
CIN: L60221DL2001PLC112167

Reg Address: 508, 5th Floor, Jyoti Shikhar Tower, District Centre, Janakpuri, New Delhi-110058 | Phone No. 0124-4720300
Email: cs@ritcologistics.com | Website: www.ritcologistics.com

PUBLIC NOTICE- 21ST ANNUAL GENERAL MEETING

This is to inform that the 21st Annual General Meeting (AGM) of Ritco Logistics Limited (the Company) will be convened through Video Conference (VC) or other audio visual means (OAVM) at 12:00 P.M. (IST) on Tuesday, September 27, 2022 without physical presence of the members at the venue in compliance with the applicable provisions of the Companies Act, 2013 and the rules made thereunder, read with General Circular No. 20/2020 dated May 5, 2020, Circular No. 02/2022 dated May 5, 2022 issued by the Ministry of Corporate Affairs (MCA, Circulars) and Circular dated May 13, 2022 issued by the Securities and Exchange Board of India (SEBI Circular) which also has allowed listed entities to send their Annual Report in electronic mode (collectively referred to as Circulars). The venue of the said meeting shall be deemed to be the Registered Office of the Company at 508, 5th Floor, Jyoti Shikhar Tower, District Centre, Janakpuri, New Delhi-110058.

Members may further note that in pursuance of above stated circulars and also in furtherance of Go-Green initiative of the government, the Notice of the 21st AGM and Annual Report for the financial year 2021-22 along with the Financial Statements and other Statutory Reports will be sent electronically only to those Members whose e-mail addresses are registered with the Registrar & Transfer Agents (Registrar) Depository Participants (DPs), as the case may be. Members can attend and participate in the AGM through the VC/OAVM facility only, the details of which will be provided by the Company in the Notice of the Meeting. Members attending the Meeting through VC/OAVM shall be counted for the purpose of reckoning the quorum under Section 103 of the Companies Act, 2013.

Pursuant to Section 91 of the Companies Act, 2013, the Registrar of Members and Share Transfer Books of the Company will remain closed from Wednesday, 21st September, 2022 to Tuesday, 27th September, 2022 (both days inclusive) for the purpose of Annual General Meeting. Members may also note that the Company will be availing e-voting services of Link Intime India Pvt. Ltd to enable its Members to cast their vote on resolutions set forth in the Notice of the AGM. The Company has fixed Tuesday, 20th September, 2022 as the "cut-off date" for determining the eligibility of members to vote by remote e-voting or e-voting during the AGM. Members may note that the remote e-voting period shall commence on Saturday, 24th September, 2022 (9:00 A.M.) (IST) and end on Monday, 26th September, 2022 (5:00 P.M.) (IST). Additionally, the Company will be providing e-voting system for casting vote during the AGM.

Registration of E-Mail Addresses
Members who have not yet registered their e-mail addresses are requested to follow the process mentioned below for registering their e-mail addresses to receive the Notice of the AGM and Annual Report 2021-22 electronically, and to received login ID and password for remote e-voting:
1. In case of shares held in demat mode, please provide DPID-CLID (16 Digit DPID + CLID or 16 Digit beneficiary ID), Name, client master copy or copy of consolidated statement, PAN (self-attested scanned copy of PAN card), Aadhar (self-attested scanned copy of Aadhar Card) to cs@ritcologistics.com
You may further write to the Company on cs@ritcologistics.com
Members may note that the detailed procedure for remote e-voting / e-voting during the AGM is also mentioned in the notice of AGM. The Notice of the AGM and the Annual Report will also be available on the Company's website i.e. www.ritcologistics.com, websites of the Stock Exchanges where the shares of the Company are listed, i.e. BSE Limited and National Stock Exchange of India Limited, at www.bseindia.com and www.nseindia.com respectively.
The above information is being issued for the information and benefit of all the members of the Company and is in compliance with the MCA Circulars and the SEBI Circulars issued from time to time.

Date: 30/08/2022
Place: Delhi

For Ritco Logistics Limited
Sd/-
Gitika Arora
Company Secretary & Compliance Officer

affle
AFFLE (INDIA) LIMITED

Regd. Office : 102, Wellington Business Park-I, Off Andheri Kuria Road, Marol, Andheri (East), Mumbai-400059
Communication Office : 11th Floor, BPT Centre One, Golf Course Road Extension, Sector-61, Gurugram - 122011, Haryana, (P) 0124-4598749 (W) www.affle.com CIN: L65990MH1994PLC080451

NOTICE OF 27TH ANNUAL GENERAL MEETING AND E-VOTING INFORMATION
Notice is hereby given that:
1. The 27th Annual General Meeting (AGM) of the Company will be held through Video Conference (VC) or other audio visual means (OAVM) on Friday, September 23, 2022 at 10:30 A.M. (IST) to transact the business set forth in the Notice of the AGM.
2. The Company has sent Annual Report for the financial year 2021-22 along with the Notice of the AGM, through electronic mode to the members whose email addresses are registered with the Company and/or Depositories in accordance with the Circulars issued by the Ministry of Corporate Affairs and Securities and Exchange Board of India. The Annual Report along with Notice of AGM are also available on the website of the Company at <https://www.affle.com>, websites of the Stock Exchanges i.e. BSE Limited at <https://www.bseindia.com> and National Stock Exchange of India Limited at <https://www.nseindia.com> and website of Share Registrar and Transfer Agent (RTA), KFin Technologies Limited at <https://www.evoting.kfintech.com>. The Company has completed sending of Notice of the AGM & Annual Report to all shareholders through electronic mode on August 29, 2022.
3. Members holding shares either in physical form or dematerialized form, as on the cut-off date i.e. Friday, September 16, 2022, may cast their votes electronically on the business as set forth in the Notice of the AGM. Members are requested to exercise their vote through remote e-voting by visiting the link <https://evoting.kfintech.com> and/or participate in the AGM through VC by visiting the link <https://emeetings.kfintech.com> and logging in by using their e-voting credentials.
Few important dates are as follows:

Cut-off date for determining eligibility to vote at 27th AGM	Friday, September 16, 2022
Date and time of commencement of remote e-voting	Tuesday, September 20, 2022 (9:00 A.M. IST)
Date and time of end of remote e-voting	Thursday, September 22, 2022 (5:00 P.M. IST)
Date and time of commencement of Speaker registration	Tuesday, September 20, 2022 (9:00 A.M. IST)
Date and time of end of Speaker registration	Thursday, September 22, 2022 (5:00 P.M. IST)

4. Any person who acquires shares of the Company and became a member post-dispatch of the Notice of the AGM and holds shares as on the cut-off date i.e. Friday, September 16, 2022, may obtain the login ID and password by sending a request at evoting@kfintech.com.
5. The remote e-voting module shall be disabled at 5:00 P.M. IST on September 22, 2022 and once the votes on a resolution is cast by the member, the member shall not be allowed to change it subsequently.
6. The facility for voting will also be made available during the AGM, and those members present in the AGM through VC facility, who have not cast their vote on the resolutions through remote e-voting and are otherwise not barred from doing so, shall be eligible to vote through the e-voting system at the AGM. The members who have cast their votes by remote e-voting prior to the AGM may also attend the AGM but shall not be entitled to cast their votes again. Only those persons whose names are recorded in the register of members or in the register of beneficial owners maintained by the depositories as on the cut-off date shall be entitled to avail the facility of remote e-voting or e-voting at the AGM.
7. Member can temporarily update their e-mail ID and mobile number with RTA by using the following link - <https://ris.kfintech.com/client/services/mobile/mobiledmailreg.aspx>.

Members are requested to note the following contact details for addressing queries/grievances, if any: Mr. Umesh Pandey (Unit: Affle (India) Limited) Manager, KFin Technologies Limited
Email id: uinward@kfintech.com / umesh.pandey@kfintech.com
Toll free No. 1800 309 4001

For Affle (India) Limited
Sd/-
Parmita Choudhury
Date : August 29, 2022
Place : Gurugram
Company Secretary & Compliance Officer

PRAG BOSIMI SYNTHETICS LIMITED
CIN: L17124AS1987PLC002758

Regd. Off. : House No.4, Ambikagiri Nagar, Milan Path, R. G. Baruah Road, Guwahati - 781 024.
Corp. Office: R-79/83, Laxmi Insurance Building, Sir P.M. Road, Fort, Mumbai - 400001.
Tel: 022 22660301 | Website: www.pragbosimi.com | E-mail: secretarial@bosimi.com

Notice of Annual General Meeting (AGM)
Notice is hereby given that the 30th Annual General Meeting of the Members of the Company will be held on Friday, the 23rd day of September, 2022 at 3:00 P.M. at through Video Conferencing (VC) or Other Audio Visual Means (OAVM) to transact the business as stated in the Notice of AGM.

The Register of Members and Share Transfer Books of the Company will remain closed from 17th September 2022 to 23rd September 2022 (both days inclusive) for such purpose in terms of Section 91 of the Companies Act, 2013.

Annual Report 2021-22 and Notice convening the said AGM together with instructions for e-voting has already been dispatched to the Shareholders of the Company through email, on 27th August 2022 and the same is also available at the website of the Company www.pragbosimi.com and can be downloaded from there or alternatively can be downloaded from <https://www.evoting.nsd.com>

The shareholders are requested to register their email address and change therein from time to time by writing to RTA/Depository.

In terms of Section 108 of the Companies Act 2013, read with Rule 20 of Companies (Management and Administration) amended Rules 2015, and Regulation 44 of SEBI LODR Regulations, 2015, the Company has arranged facilities for members to exercise their rights to vote on the resolution proposed to be considered at the said AGM may be transacted by casting of votes by the members using electronic voting system from a place other than that of the venue of the aforesaid AGM (remote e-voting) which will be managed by National Securities Depository (India) Ltd. (NSDL).

The remote e-voting will commence on Tuesday, Sept 20th, 2022 (9:00 AM) and will end on Thursday, Sept 22, 2022 (5:00 pm). During the e-voting period, members of the Company, holding shares either in physical form or dematerialized form, as on the cut-off date, i.e. 16th September 2022, will be eligible to cast their vote electronically. Detailed instructions pertaining to e-voting, Members may please refer Notes to Notice of the Annual General Meeting. In case of queries or grievances pertaining to the e-voting procedure, Members may get in touch with RTA of the Company.

The facility of voting through evoting shall also be made available after the AGM to the Members through NSDL Portal for half hour. Members, who have not casted their vote by remote e-voting, shall be able to exercise their right to vote after the Meeting through evoting.

For those members, who have acquired shares after dispatch of AGM Notice; can exercise their voting rights in the same manner as indicated in the Notes to Notice and can ask RTA to provide AGM Notice together with Annual Report through email.

For Queries/grievances related to remote e-voting, members may refer to the following person -
Ashok Sherugar, AVP - Technology Group;
Address - Link Intime India Private Limited
C 101, 247 Park, L.B.S. Marg, Vikhroli West, Mumbai - 400083
49186000/ 7506054546, Email ID: evoting@linkintime.co.in, ashok.sherugar@linkintime.co.in

For Prag Bosimi Synthetics Limited,
Sd/-
Raktim Kumar Das
Whole Time Director
DIN No.: 05115126

Place: Mumbai
Date: 29th August 2022

punjab national bank E-AUCTION NOTICE
...the name you can BANK upon

CIRCLE SASTRA CENTRE: CIRCLE SASTRA, SCO-170, SECTOR 13-17, PANIPAT
Ph. : 0180-2620334, Email : cs8293@pnb.co.in

SALE NOTICE FOR SALE OF IMMOVABLE PROPERTIES
E-auction Sale Notice for Sale of Immovable assets under the Securitization and Reconstruction of Financial Assets and Enforcement of Security Interest Act, 2002 read with provision to Rule 8(6) of the Security Interest (Enforcement) Rules, 2002.

Notice is hereby given to the public in general and in particular to the Borrower (s) and Guarantor (s) that the below described immovable property mortgaged / charged to the Secured Creditor, the constructive / physical / symbolic possession of which has been taken by the Authorized Officer of the Bank / (Secured Creditor will be sold on "As is Where is", "As is What is", and "Whatever There is" on the date mentioned in the table here in below for recovery of its due to the Bank / Secured Creditor from the respective borrower(s) & guarantor (s). The reserve price and the earnest money deposit will be as mentioned in the table below against the respective properties.

SCHEDULE OF THE SECURED ASSETS

Name of Branch Name of Account Name & Addresses of the Borrower / Guarantors Account	Description of the Immovable Properties (mortgaged / Owner's Name (mortgagors of property)(es)	A) Date of Demand Note u/s 13(2) if Sarfesi Act 2002 b) Outstanding Amount as on c) Possession Date u/s 13(4) of SARFESI ACT 2002 d) Nature of Possession Symbolic / Physical / Constructive	A. Reserve Price B. EMD (Last date of deposit of EMD C. Bid increase Amount	Date / Time of E-Auction	Detail of the encumbrances known to the Secured Creditors.
1. PNB- Sikka Colony, Sonapat Smt. Bindu and Sh. Anil Kumar Smt. Bindu W/o Sh. Anil Kumar, House No 342, Sector 15, Sonapat 131001 (2) Smt. Bindu W/o Sh. Anil Kumar R/o House No. 1680, GF, Type-2, Housing Board, Sector 10A, Near Green Wood Public School, Gurugram 122018 (3) Sh. Anil Kumar S/o Sh. Balraj Singh R/o House No 342, Sector 15, Sonapat 131001 (4) Sh. Anil Kumar S/o Sh. Balraj Singh R/o House No. 1680, GF, Type-2, Housing Board, Sector 10A, Near Green Wood Public School, Gurugram 122018 (5) Sh. Ziwender Singh S/o Sh. Hari Singh R/o House No 342, Sector 15, Sonapat 131001 (6) Sh. Ziwender Singh S/o Sh. Hari Singh R/o House No. 318, Block-F, Sushant Lok -2, Sector 57, Gurugram 122007	EM of Residential Flat No. 1680, Ground Floor, Type-2, Housing Board Colony, Sector 10A, Gurugram, Haryana in the name of Smt. Bindu W/o Sh. Anil Kumar vide sale deed No. 16392 dated 14.09.2016. Bounded as under: East - Plot, West - Road, North - Private Land, South - House No. 1681 GF	A. 17.11.2021 B. Rs. 5936353.00 (Rupees fifty nine lakhs thirty six thousands three hundred fifty three only) as on 17.11.2021 with further interest and other expenses minus recovery if any until payment in full C. 08.02.2022 D. Symbolic Possession	A) Rs 74.00Lac B) Rs 7.40Lac (13.10.2022) B) Rs 0.10 Lac	14.10.2022 From 11:00 a.m. to 4:00 p.m. with unlimited extensions of 10 minutes	Not known to Bank

TERMS AND CONDITIONS : 1. The Sale shall be subject to the Terms & Conditions prescribed in the Security Interest (Enforcement) Rule 2002 and to the following further conditions : 2. The properties are being sold on "AS IS WHERE IS", "AS IS WHAT IS", and "WHATEVER THERE IS" 3. The particulars of Secured Assets specified in the Schedule / hereinafter have been started to the best of the information of the Authorised Officer, but the Authorised officer shall not be answerable for any error, misstatement or omission in this proclamation. 4. The sale will be done by the undersigned through e-auction platform provided at the Website <https://www.mstcecommerce.com> on date as given above. 5. The publication is also a statutory notice of 15/30 days to the borrowers/ guarantors / mortgagors. 6. Interested bidders may inspect the IP's on 12.10.2022 in consultation with the Authorised Officer 7. For detailed terms and conditions of the sale, please refer www.ibapi.in, www.tender.gov.in, www.mstcecommerce.com <https://eprocure.gov.in/publish/app> 8. All statutory dues/ attendant charges/ other dues including registration charges, stamp duty, taxes etc. shall have to be borne by the purchaser. 9. The Authorized Officer or the Bank shall not be responsible for any charge, lien, encumbrances, or any other dues to the Government or anyone else in respect of properties (E-Auctioned) not known to the bank. The Intending Bidder is advised to make their own independent inquiries regarding the encumbrances on the property including statutory liabilities, arrears of property tax, electricity dues etc.

Authorised Office, Punjab National Bank
Secured Creditor

DATE : 29.08.2022
Place : Panipat

STATUTORY 15/30 DAYS SALE NOTICE UNDER RULE 8(6) OF SECURITY INTEREST ACT, 2002

THIS IS A PUBLIC ANNOUNCEMENT FOR INFORMATION PURPOSES ONLY. THIS IS NOT A PROSPECTUS ANNOUNCEMENT AND DOES NOT CONSTITUTE AN INVITATION OR OFFER TO ACQUIRE, PURCHASE OR SUBSCRIBE FOR UNITS OR SECURITIES NOT FOR RELEASE, PUBLICATION OR DISTRIBUTION, DIRECTLY OR INDIRECTLY OUTSIDE INDIA.

PUBLIC ANNOUNCEMENT

navi
NAVI TECHNOLOGIES LIMITED

Our Company was originally incorporated on December 10, 2018 as a private limited company under the Companies Act, 2013, in the name of 'BAC Acquisitions Private Limited' and was issued a certificate of incorporation dated December 13, 2018 by the Deputy Registrar of Companies, Central Registration Centre. The name of our Company was changed to 'Navi Technologies Private Limited' pursuant to a special resolution passed by our Shareholders on September 27, 2019 and a fresh certificate of incorporation pursuant to change of name dated October 14, 2019 was issued by the Registrar of Companies, Karnataka at Bangalore ('RoC'). Our Company was converted from a private limited company to a public limited company pursuant to a special resolution passed by our Shareholders on February 2, 2022, and the name of our Company was changed to 'Navi Technologies Limited'. A fresh certificate of incorporation dated February 15, 2022 consequent upon change of name on conversion to a public limited company was issued by the RoC. For further details on the changes in the name of our Company, see "History and Certain Corporate Matters" on page 238 of Draft Red Herring Prospectus dated March 10, 2022.

Registered Office: Ground Floor, Indique AMR Tech Park, Hongasandra Village, Hosur Road, Bengaluru - 560 068, Karnataka, India; Tel: +91 80 4630 6900
Corporate Office: Wing B, 7th Floor, Prestige RMZ Startech, No.139, 2, Hosur Rd, Koramangala Industrial Layout, S.G. Palya, Bengaluru - 560 095, Karnataka, India; Tel: +91 80 4511 3400
Website: www.navi.com; Contact Person: Thomas Joseph, Company Secretary and Compliance Officer; E-mail: cs@navi.com
Corporate Identity Number: U72900KA2018PLC119297

SACHIN BANSAL IS THE PROMOTER OF OUR COMPANY

INITIAL PUBLIC OFFER OF UP TO [•] EQUITY SHARES OF FACE VALUE OF ₹100 EACH ("EQUITY SHARES") OF NAVI TECHNOLOGIES LIMITED ("COMPANY" OR "ISSUER") FOR CASH AT A PRICE OF ₹[•] PER EQUITY SHARE (INCLUDING A SHARE PREMIUM OF ₹[•] PER EQUITY SHARE) AGGREGATING UP TO ₹33,500.00 MILLION (THE "ISSUE"). OUR COMPANY, IN CONSULTATION WITH THE BOOK RUNNING LEAD MANAGERS, MAY CONSIDER A FURTHER ISSUE OF SECURITIES, INCLUDING BY WAY OF A PRIVATE PLACEMENT, RIGHTS ISSUE, PREFERENTIAL OFFER OR ANY OTHER METHOD AS MAY BE PERMITTED UNDER APPLICABLE LAW TO ANY PERSON(S), AGGREGATING UP TO ₹6,700.00 MILLION, AT ITS DISCRETION, PRIOR TO THE FILING OF THE RED HERRING PROSPECTUS WITH THE ROC ("PRE-IPO PLACEMENT"). IF THE PRE-IPO PLACEMENT IS UNDERTAKEN, THE FRESH ISSUE SIZE WILL BE REDUCED TO THE EXTENT OF SUCH PRE-IPO PLACEMENT, SUBJECT TO THE OFFER CONSTITUTING AT LEAST [•] OF THE POST-ISSUE PAID-UP EQUITY SHARE CAPITAL OF OUR COMPANY.

THE FACE VALUE OF EQUITY SHARES IS ₹100 EACH. THE PRICE BAND AND THE MINIMUM BID LOT SHALL BE DECIDED BY OUR COMPANY IN CONSULTATION WITH THE BRLMs AND WILL BE ADVERTISED IN ALL EDITIONS OF [•], AN ENGLISH NATIONAL DAILY NEWSPAPER, ALL EDITIONS OF [•], A HINDI NATIONAL DAILY NEWSPAPER AND ALL EDITIONS OF [•], A KANNADA DAILY NEWSPAPER WITH WIDE CIRCULATION (KANNADA BEING THE REGIONAL LANGUAGE OF KARNATAKA, WHERE OUR REGISTERED OFFICE IS LOCATED) AT LEAST TWO WORKING DAYS PRIOR TO THE BID/ISSUE OPENING DATE AND SHALL BE MADE AVAILABLE TO THE BSE LIMITED ("BSE") AND THE NATIONAL STOCK EXCHANGE OF INDIA LIMITED ("NSE") AND TOGETHER WITH BSE, THE "STOCK EXCHANGES") FOR THE PURPOSE OF UPLOADING ON THEIR RESPECTIVE WEBSITES IN ACCORDANCE WITH SECURITIES AND EXCHANGE BOARD OF INDIA (ISSUE OF CAPITAL AND DISCLOSURE REQUIREMENTS) REGULATIONS, 2018, AS AMENDED.

**ADDENDUM TO THE DRAFT RED HERRING PROSPECTUS DATED MARCH 10, 2022 ("DRHP");
NOTICE TO INVESTORS ("ADDENDUM TO THE DRHP")**

This is with reference to the DRHP filed by the Company with the Securities and Exchange Board of India ("SEBI") and the Stock Exchanges in connection with the Issue. Potential Bidders may note the following:
1. Our Company has undertaken, pursuant to Board and Shareholders' resolutions dated August 26, 2022 and August 29, 2022, respectively, to sub-divide our Authorized Share Capital from ₹75,000,000,000 consisting of 750,000,000 Equity Shares of face value of ₹100 each to ₹75,000,000,000 consisting of 7,500,000,000 equity shares of face value of ₹10 each. Accordingly, the face value of the equity shares of our Company stands revised to ₹10 each.
2. Relevant changes to reflect the change in Face Value and corresponding Equity Shares will be disclosed in the Red Herring Prospectus and the Prospectus to be filed with the RoC, SEBI and the Stock Exchanges.
The DRHP shall be read in conjunction with this Addendum to the DRHP. The information in this Addendum to the DRHP supplements and updates the information in the DRHP, as applicable. However, please note that this Addendum does not reflect all the changes that have occurred between the date of filing of the DRHP and the date hereof, and the information included in the DRHP will be suitably updated, including to the extent stated in this Addendum to the DRHP, as may be applicable, in the Red Herring Prospectus and the Prospectus, as and when filed with the RoC, SEBI and the Stock Exchanges.

BOOK RUNNING LEAD MANAGERS				REGISTRAR TO THE ISSUE	
AXIS CAPITAL Axis Capital Limited 1 st Floor, C-2, Axis House Wadia International Centre P.B. Marg, Worli, Mumbai - 400 025 Maharashtra, India Tel: +91 22 4325 2183 E-mail: navi ipo@axiscap.in Investor grievance e-mail: complaints@axiscap.in Website: www.axiscapital.co.in Contact person: Harish Patel SEBI registration no.: INM000012029	BoFA SECURITIES BoFA Securities India Limited Ground Floor, "A" Wing, One BKC, "G" Block, Bandra Kurla Complex Bandra (East), Mumbai - 400 051 Maharashtra, India Tel: +91 22 6632 8000 E-mail: dg.navi_ipo@bofa.com Investor grievance e-mail: dg.india_merchantbanking@bofa.com Website: www.ml-india.com Contact person: Deepa Salvi SEBI registration no.: INM000011625	CREDIT SUISSE Credit Suisse Securities (India) Private Limited 9 th Floor, Ceejay House Plot F Shivsagar Estate, Dr. Annie Besant Road, Worli, Mumbai - 400 018 Maharashtra, India Tel: +91 22 6777 3885 E-mail: lst.naviipo@credit-suisse.com Investor grievance e-mail: lst.ig@emr-bnkg@credit-suisse.com Website: www.credit-suisse.com/in/investment-banking-apo/investment-banking-in-india/ipo.html Contact person: Abhishek Joshi SEBI registration no.: INM000011611	Edelweiss Edelweiss Financial Services Limited 6 th Floor, Edelweiss House Off CST Road, Kalina Mumbai - 400 098 Maharashtra, India Tel: +91 22 4009 4400 E-mail: navi_ipo@edelweissfn.com Investor grievance e-mail: customerservice.mb@edelweissfn.com Website: www.edelweissfn.com Contact person: Dhruv Bhavsar SEBI registration no.: INM000010650	ICICI Securities ICICI Securities Limited ICICI Venture House Appasaheb Marathe Marg Prabhadevi, Mumbai - 400 025 Maharashtra, India Tel: +91 22 6807 7100 E-mail: navi_ipo@icicisecurities.com Investor grievance e-mail: customerservice@icicisecurities.com Website: www.icicisecurities.com Contact person: Rupesh Khant / Akhil Mohod SEBI registration no.: INM000011179	LINK Intime Link Intime India Private Limited C-101, 1 st Floor, 247 Park L.B.S. Marg, Vikhroli (West) Mumbai - 400 083 Maharashtra, India Tel: +91 22 4918 6200 E-mail: navitech_ipo@linkintime.co.in Investor grievance e-mail: navitech_ipo@linkintime.co.in Website: www.linkintime.co.in Contact person: Shanti Gopalakrishnan SEBI registration no.: INR000004058

All capitalized terms used herein and not specifically defined shall have the same meaning as ascribed to them in the DRHP.

Place: Bengaluru
Date: August 29, 2022

For NAVI TECHNOLOGIES LIMITED
On behalf of the Board of Directors
Sd/-
Thomas Joseph
Company Secretary and Compliance Officer

Disclaimer: Navi Technologies Limited is proposing, subject to applicable statutory and regulatory requirements, receipt of requisite approvals, market conditions and other considerations, to undertake an initial public offering of its Equity Shares and has filed the DRHP with SEBI on March 12, 2022. The DRHP is available on the website of SEBI at www.sebi.gov.in, website of stock exchanges i.e. NSE at www.nseindia.com, BSE at www.bseindia.com and the website of the BRLMs, i.e. Axis Capital Limited, BoFA Securities India Limited, Credit Suisse Securities (India) Private Limited, Edelweiss Financial Services Limited, and ICICI Securities Limited at www.axiscap.in, www.ml-india.com, www.credit-suisse.com, www.edelweissfn.com, and www.icicisecurities.com, respectively. Any potential investors should note that investment in equity shares involves a high degree of risk and for details relating to such risk, see "Risk Factors" on page 32 of the Draft Red Herring Prospectus. Potential investors should not rely on the DRHP filed with SEBI for making any investment decision.
The Equity Shares have not been and will not be registered under the U.S. Securities Act and may not be offered or sold in the United States or to, or for the account or benefit of, U.S. persons as defined in Regulation S under the U.S. Securities Act ("U.S. Persons") except pursuant to an exemption from, or in a transaction not subject to, the registration requirements of the U.S. Securities Act and applicable U.S. state securities laws. Our Company has not registered and does not intend to register under the U.S. Investment Company Act. Accordingly, the Equity Shares are only being offered and sold (i) to persons in the United States or to, or for the account or benefit of, U.S. Persons, in each case that are both "qualified institutional buyers" (as defined in Rule 144A under the U.S. Securities Act and referred to in the Draft Red Herring Prospectus as "U.S. QIBs", for the avoidance of doubt, the term U.S. QIBs does not refer to a category of institutional investor defined under applicable Indian regulations and referred to in the Draft Red Herring Prospectus as "QIBs") and "qualified purchasers" (as defined under the U.S. Investment Company Act and referred to in the Draft Red Herring Prospectus as "QPs") in transactions exempt from or not subject to the registration requirements of the U.S. Securities Act and in reliance upon section 3(c)(7) of the U.S. Investment Company Act; or (ii) outside the United States to investors that are not U.S. Persons nor persons acquiring for the account or benefit of U.S. Persons in offshore transactions in reliance on Regulation S under the U.S. Securities Act and the applicable laws of the jurisdiction where those offers and sales occur. The Equity Shares may not be re-offered, re-sold, pledged or otherwise transferred except in an offshore transaction in accordance with Regulation S to a person outside the United States and not known by the transferor to be a U.S. Person by pre-arrangement or otherwise (including, for the avoidance of doubt, a bona fide sale on the BSE or the NSE).

For All Advertisement Booking
Call : 0120-6651214

AdFactors 156